

ভাৰতৰ উচ্চতম ন্যায়ালয়

দেৱানী আপীল অধিকাৰক্ষেত্ৰ

দেৱানী আপীল নম্বৰ- ১৩৩৯/২০১৯

[বিশেষ অনুমতি আবেদন (দেৱানী) নম্বৰ- ১২৪৬৭/২০১৮ পৰা উদ্ভৱ]

মইনুল হক

--- আপীলকাৰী (সকল)

-বনাম-

ভাৰত চৰকাৰ ও অন্যান্য

--- প্ৰতিবাদী (সকল)

আদেশ

১. অনুমতি প্ৰদান।
২. গোচৰৰ আৰ্জি, বিশেষকৈ, অসম চৰকাৰে দাখিল কৰা প্ৰতি-শপতপত্ৰ বিশেষণ কৰি এই আদালতে গোচৰৰ তথ্যৰ ভিত্তিত হেদায়েৎপুৰ, গুৱাহাটীত অৱস্থিত বিদেশী ন্যায়াধীকৰণ নম্বৰ ২, কামৰূপ (মেট্ৰ')ত গোচৰৰ বাকী থকা বিচাৰকাৰ্য্যৰ বিদেশী ন্যায়াধীকৰণ, কৰিমগঞ্জলৈ স্থানান্তৰ উচিত হ'ব বুলি বিবেচনা কৰে।
৩. সেই অনুসৰি, এই বিৰোধিত (impugned) আদেশ ৰদ কৰা হ'ল। ওপৰত উল্লিখিত চৰ্তৰ ওপৰত ভিত্তি কৰি এই আপীল মঞ্জুৰ কৰা হ'ল।
৪. যদি আন কোনো মূলতৰী আবেদন আছে, এই আদেশৰ জৰিয়তে নিষ্পত্তি কৰা হ'ল।

ন্যায়াধীশ ৰোহিনতন ফলি নাৰিমান

ন্যায়াধীশ নবীন সিনহা

পৰৱৰ্তী পৃষ্ঠাত

স্বাক্ষৰৰ সত্যাসত্য নিৰূপণ কৰা হোৱা নাই

ডিজিটেল স্বাক্ষৰ

আৰ. নটৰাজন

তাৰিখ: ২০.০২.০১

০৯.৫০.৫১ আই.এছ.টি.

কাৰণ:

নতুন দিল্লী

তাৰিখ: ২৯ জানুৱাৰী, ২০১৯

কাৰ্য্যক্ৰমগণিকা নম্বৰ ১৫

থণ্ড নং- ১৪

আদালত নম্বৰ- ৬

ভাৰতৰ উচ্চতম ন্যায়ালয়

আদালতৰ কাৰ্যবিৱৰণী পঞ্জী

আপীল (দেৱানী) গ্ৰহণৰ বাবে বিশেষ অনুমতি প্ৰাপ্তিৰ আবেদন (সমূহ) নম্বৰ (সমূহ)-

১২৪৬৭/২০১৮

(১২.০১.২০১৮ তাৰিখে লেখ আবেদন দেৱানী নম্বৰ ১৪৮/ ২০১৮ সম্পৰ্কে গুৱাহাটী উচ্চ

ন্যায়ালয়ে জাৰি কৰা বিৰোধিত চূড়ান্ত ৰায় ও হকুমৰ পৰা উদ্ভৱ)

মইনুল হক

--- আপীলকাৰী(সকল)

-বনাম-

ভাৰত চৰকাৰ ও অন্যান্য

--- প্ৰতিবাদী (সকল)

তাৰিখ: ২৯/০১/২০১৯ আজি শুনানিৰ বাবে এই আবেদনখন লোৱা হ'ল।

উপস্থিত:

মহামান্য ন্যায়াধীশ ৰোহিনতন ফলি নাৰিমান

মহামান্য ন্যায়াধীশ নবীন সিনহা

আবেদনকাৰী(সকল)ৰ পক্ষে- জয়দ্বীপ গুপ্তা, জ্যেষ্ঠ অধিবক্তা

এ. কে. তালুকদাৰ, অধিবক্তা

মনচুৰ আলী, এ. ও. আৰ.

প্ৰতিবাদী(সকল)ৰ পক্ষে- তুমাৰ মেহতা, এছ. জি.

ঐশ্বৰ্য্য ভাটি, এ. এ. জি.

আৰ. কে. বাৰ্মা., অধিবক্তা

শুভদ্বীপ ৰয়, এ. ও. আৰ.

সোমনাথ বেনাৰ্জী, অধিবক্তা

পৰৱৰ্তী পৃষ্ঠাত

অধিবক্তাৰ শুনানিৰ পিছত অত্র আদালতে নিম্নধৰণে আদেশ জাৰি কৰে।

অনুমতি প্ৰদান।

স্বাক্ষৰিত আদেশৰ আলমত এই আপীল মঞ্জুৰ কৰা হ'ল।

যদি কোনো মূলতৰী আবেদন আছে, এই আদেশৰ জৰিয়তে নিষ্পত্তি কৰা হ'ল।

(মানৱ শৰ্মা)

(সন্তোষ কুমাৰ)

কোর্ট মাষ্টাৰ (এছ. এইচ.)

কোর্ট মাষ্টাৰ (এন. এছ. এইচ.)

(স্বাক্ষৰিত আদেশ ফাইলত ৰখা হ'ল)

DISCLAIMER

"The translated judgment in vernacular language is meant for the restricted use of the litigant to understand it in his/her language and may not be used for any other purpose. For all practical and official purposes, the English version of the judgment shall be authentic and shall hold the field for the purpose of execution and implementation".

(স্থানীয় ভাষালৈ অনূদিত এই ৰায় গোচৰত জড়িত পক্ষই বৃজি পোৱাৰ উদ্দেশ্যে সীমিত ব্যৱহাৰৰ বাবেহে। ইয়াৰ বাদে অন্যক্ষেত্ৰত অনূদিত ৰূপ ব্যৱহৃত নহ'ব। সকলো ব্যৱহাৰিক আৰু বিভাগীয় কামৰ লগতে ৰায়ৰ সম্পাদনা আৰু কাৰ্য্যকৰীকৰণৰ ক্ষেত্ৰতো এই ৰায়ৰ ইংৰাজী সংস্কৰণটোৱেই সঠিক বুলি বিবেচিত হ'ব।)